

অসম বিধান সভা
তৰাযুক্ত প্ৰশ্ন নং-১৩৭
উত্তৰ দিয়া তাৰিখ- ১৪-০৭-২০২৬

বিষয়ঃ অসম চৰকাৰৰ ঋণ সন্দৰ্ভত

বিধায়কৰ নামঃ শ্ৰী আব্দুৰ ৰহিম আহমেদঃ

মাননীয় বিত্ত বিভাগৰ মন্ত্ৰী মহোদয়ে অনুগ্ৰহ কৰি জনাবনেঃ

- (ক) ২০১৬ চনৰ মাৰ্চ মাহলৈকে অসম চৰকাৰৰ ঋণ কিমান আছিল ? সেই সময়ত ঋণ আৰু জি, এছ, ডি, পি ৰ অনুপাত কিমান আছিল?
- (খ) ২০১৬ চনৰ ৩১ মাৰ্চ তাৰিখৰ পিছৰ পৰা বৰ্তমানলৈকে প্ৰতি বছৰে অসম চৰকাৰে লোৱা ঋণৰ বিতং তথ্য সদনৰ মজিয়াত দাখিল কৰিব।
- (গ) ২০১৬ চনৰ ৩১ মাৰ্চ তাৰিখৰ পিছত প্ৰতি বছৰে ঋণৰ মূলধন আৰু সুদ পৰিশোধ কৰাৰ বিতং তথ্য সদনত দাখিল কৰিব।
- (ঘ) অসম চৰকাৰে লোৱা ঋণ সাপেক্ষে প্ৰতি বছৰে কৰা মূলধনী ব্যয় কিমান? (২০১৬ চনৰ ৩১ মাৰ্চৰ পৰা বৰ্তমানলৈকে)
- (ঙ) বৰ্তমান অসমত ঋণ আৰু জি, এছ, ডি, পি (Debt to GSDP Ratio) অনুপাত কিমান ?

বিত্ত বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীজয়ন্ত মল্লবৰুৱা ডাঙৰীয়াই উত্তৰ দিবঃ

উত্তৰ

- (ক) ২০১৬ চনৰ মাৰ্চ মাহলৈকে অসম চৰকাৰৰ ঋণ (Outstanding debt) ৩৫,৬৯০ কোটি টকা আছিল। সেই সময়ত ঋণ আৰু জি,এছ,ডি,পিৰ অনুপাত ১৫.৭% আছিল।
- (খ) অসম চৰকাৰৰ হিচাপ-পত্ৰবোৰ বছৰেকীয়া হিচাপত মহাগাণনিক অসমৰ প্ৰতিবেদনত প্ৰকাশ পায়। বৰ্তমান মহাগাণনিক অসমৰ বিত্তীয় প্ৰতিবেদন ২০২৪-২৫ বিত্তীয় বৰ্ষলৈকে উপলব্ধ আছে। গতিকে ২০১৬ চনৰ ৩১ মাৰ্চ তাৰিখৰ পিছৰ পৰা ২০২৫ চনৰ ৩১ মাৰ্চ তাৰিখলৈ অসম চৰকাৰে ভাৰত চৰকাৰৰ অনুমোদনৰ বিপৰীতে লোৱা ঋণৰ বিতং তথ্য তলৰ তালিকাত উল্লেখ কৰা হ'ল -

(কোটি টকা)

বিত্তীয় বৰ্ষ	বজাৰ ঋণ	বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ	কেন্দ্ৰীয় ঋণ*	ৰাজিক ভৱিষ্যনিধি	সৰ্বমুঠ ঋণ
২০১৬-১৭	৩,০৯০.০০	৭৫৪.৩৬	৫৭.৩৫	১,৭৪৭.৭৪	৫,৬৪৯.৪৫
২০১৭-১৮	৭,৭৬০.০০	৬১৭.৫১	৬৯.৫৭	২,০২৯.১৩	১০,৪৭৬.২০
২০১৮-১৯	১০,৫৯৫.০০	১,০৭০.৫০	৮৯.১৬	২,২৪৯.২২	১৪,০০৩.৮৭
২০১৯-২০	১২,৯০৬.০০	১,২৩৪.২৪	১০৬.৩৪	২,৩৮৭.৯৫	১৬,৬৩৪.৫৩
২০২০-২১	১৫,০৩০.০০	১,৩৫২.৩৬	১১৩.৮২	২,৩১০.৪১	১৮৮০৬.৫৮
২০২১-২২	১২,৭৫৩.০০	১,৩৮৫.৯৪	১৫৭.৩৪	২,২৫২.১৩	১৬৫৪৮.৪১
২০২২-২৩	১৭,১০০.০০	২,১২৫.৭৬	১৩৫.৪৮	২,২৪০.৭৮	২১৬০২.০৩
২০২৩-২৪	১৮,৫০০.০০	৩,২৬৬.৪২	২০০.৭৫	২,১৫০.৩৫	২৪১১৭.৪৩
২০২৪-২৫	১৯,০০০.০০	৩,৮৭০.৪৭	৩৭৫.০৪	২,০৪৮.৭৬	২৫২৯৪.২৭

* ইয়াত GST compensation ৰ বিপৰীতে ভাৰত চৰকাৰে ২০২০-২১ আৰু ২০২১-২২ বৰ্ষত মোকলাই দিয়া ভাৰত চৰকাৰে পৰিশোধ কৰিবলগীয়া ঋণ আৰু SASCI (Special Assistance to States for Capital Investment)ৰ বিপৰীতে ভাৰত চৰকাৰৰ পৰা পোৱা ঋণ অন্তৰ্ভুক্ত কৰা হোৱা নাই । SASCIৰ বিপৰীতে পোৱা ৫০ বছৰীয়া সুতবিহীন ঋণ ভাৰত চৰকাৰে অনুমোদিত ঋণৰ অতিৰিক্ত হিচাপে যোগান ধৰে।

(গ) ২০১৬ চনৰ ৩১ মাৰ্চ তাৰিখৰ পিছত প্ৰতিবছৰে ঋণৰ মূলধন আৰু সুদ পৰিশোধ কৰাৰ বিতং তথ্য তলৰ তালিকাত উল্লেখ কৰা হ’লঃ (কোটি টকা)

বিত্তীয় বৰ্ষ	মূলধন পৰিশোধ	ঋণৰ সুদ পৰিশোধ
২০১৬-১৭	২,৯৯৩.৯১	২,৯৬৩.৭৫
২০১৭-১৮	২,৯৬০.০৭	৩,২০৫.৩২
২০১৮-১৯	৪,৮৫৭.৫৩	৩,৮৪৪.৩৭
২০১৯-২০	৪,৫৮৮.৭৫	৪,৪৩৮.৮৭
২০২০-২১	৩,৫৬৯.৫৪	৫,১৯৯.১৮
২০২১-২২	৫,১৭৭.৪৯	৬,০৫১.৪৭
২০২২-২৩	৪,৮৬২.৮৩	৬,৮৭৪.৯৭
২০২৩-২৪	৬,৯২৩.৯০	৮,১৩৯.১৭
২০২৪-২৫	৯,৭১০.৬৩	৯,৪৬৭.৪৫

উৎস–State Finance Accounts

(ঘ) অসম চৰকাৰে লোৱা উল্লিখিত ঋণ সাপেক্ষে প্ৰতিবছৰে কৰা মূলধনী ব্যয় তলৰ তালিকাত উল্লেখ কৰা হ’লঃ

(কোটি টকা)

বিত্তীয় বৰ্ষ	মূলধনী ব্যয়
২০১৬-১৭	৬,০০১
২০১৭-১৮	৭,৯৪৭
২০১৮-১৯	১১,৩৬২
২০১৯-২০	১৩,৫০২
২০২০-২১	১২,৪৮৭
২০২১-২২	২০,২৩০
২০২২-২৩	১৬,৩৩৮
২০২৩-২৪	২১,৫০৯
২০২৪-২৫	২৬,৪০৯

উৎস–State Finance Accounts

(ঙ) অসম চৰকাৰৰ হিচাপ-পত্ৰবোৰ বছৰেকীয়া হিচাপত মহাগাণনিক অসমৰ প্ৰতিবেদনত প্ৰকাশ পায়। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বছৰেকীয়া প্ৰতিবেদন এতিয়ালৈকে প্ৰকাশ পোৱা নাই আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষ এতিয়ালৈকে শেষ হোৱা নাই। গতিকে বৰ্তমান অসমত ঋণ আৰু জি এছ ডি পিৰ অনুপাত (Debt to GSDP ratio) চলিত বিত্তীয় বৰ্ষৰ প্ৰতিবেদন প্ৰকাশ হোৱাৰ পিছতহে উপলব্ধ হ’ব।